

ভাৰত-টিউনিচিয়া বিদেশ মন্ত্ৰণালয়ৰ তৃতীয় পৰামৰ্শমূলক বৈঠক

বিদেশ মন্ত্ৰণালয়ৰ সচিব (পূৰ) শ্ৰী অনিল ওয়াধা তৃতীয় বিদেশ মন্ত্ৰণালয়ৰ পৰামৰ্শমূলক বৈঠকৰ লক্ষ্যৰে টিউনিচিয়া ভ্ৰমণ কৰে । ১২ বছৰৰ ব্যৱধানত ৩০ এপ্ৰিল ২০১৫ তাৰিখে এই বৈঠক অনুষ্ঠিত হয় । এই ভ্ৰমণ কালত তেওঁ টিউনিচিয়াৰ বিদেশ মন্ত্ৰণালয়ৰ চেফ্ৰেটাৰি অৱ ষ্টেট মি:মোহাম্মদ এজিন শেলাইফাৰৰ সৈতে সকলো ধৰনৰ বিষয় আলোচনা কৰে । দ্বিপাক্ষিক আৰু বহুদেশীয় মঞ্চৰ বিষয়সমূহ সম্বন্ধে আলোচনা অনুষ্ঠিত হয় । ইয়াৰ উপৰিও বিভিন্ন স্বার্থ সম্বন্ধিত আঞ্চলিক আৰু আৰ্ন্তজাতিক বিষয়েও আলোচনা হৈছে । কূটনৈতিক আৰু চৰকাৰী পাচপোৰ্টধাৰী সকলৰ কাৰনে ভিছা ৰহিত কৰা সম্বন্ধিয় এক চুক্তিত উভয়পক্ষই স্বাক্ষৰ কৰে ।

সচিব(পূৰ) টিউনিচিয়াৰ বিদেশ মন্ত্ৰণালয়ৰ মন্ত্ৰী সন্মানীয় মি:তাইয়ুব বাকুশেৰ সৈতে সাক্ষাত কৰে । তেওঁ টিউনিচিয়াৰ মন্ত্ৰীক ২০১৫ বৰ্ষৰ অক্টোবৰৰ মাহত দিল্লীত অনুষ্ঠিত ভাৰত-আফ্ৰিকা শিখৰ সন্মিলন সম্পৰ্কে আলোচনা কৰাৰ লগতে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে অতি শীঘ্ৰেই টিউনিচিয়াৰ মহামান্য ৰাষ্ট্ৰপতি গৰাকীলৈ আমন্ত্ৰণ প্ৰেৰণ কৰাৰ সম্পৰ্কে বৈঠকত অৱগত কৰাই । বিভিন্ন ক্ষেত্ৰৰ যুটিয়া কাৰ্য্যকৰী গোষ্ঠীৰ বৈঠক আৰু যুটিয়া আয়োগৰ পৰৱৰ্তী বৈঠক নিৰ্দ্ধাৰণ কৰা সকলো দ্বিপাক্ষিক সহযোগিতাৰ বিষয়সমূহ সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয় ।

শ্ৰী ওয়াধা বাণিজ্য আৰু হস্তশিল্প মন্ত্ৰী সন্মানীয় মি:ৰিধা লাহয়েল,প্ৰধানমন্ত্ৰী আৰ্থিক উপদেষ্টা সন্মানীয় ৰিধা মোচবাহ,তথ্য আৰু যোগোযোগ প্ৰযুক্তি মন্ত্ৰী সন্মানীয় মি: নোমান ফেহৰি আৰু বিনিয়োগ আৰু আৰ্ন্তজাতিক বিভাগৰ চেফ্ৰেটেৰী অৱ ষ্টেট সন্মানীয় মি:চেচ আমুল আজুজৰ সৈতে বৈঠকত মিলিত

হয় ।ফচফেট সংক্ৰান্তীয় দ্বিপাক্ষীক যুটিয়া উদ্যোগৰ TIFERT-ৰ বিষয়েও বৈঠকত আলোচনা হয় ।আৰ্থিক সহযোগিতাৰ নতুন ক্ষেত্ৰসমূহৰ সম্ভাৰনা সম্বন্ধে বৈঠকত অনুসন্ধান কৰা হয় আৰু কেতবোৰ বিশেষ ক্ষেত্ৰত উভয়পক্ষই বাণিজ্যৰ প্ৰচুৰ সম্ভাৰনা থকা সম্বন্ধে চিন্তিত কৰা হয় ।টিউনিচিয়াৰ ফাৰ্মাটিউকেল পণ্যৰ নিয়ন্ত্ৰক সংস্থা –ডিপিএমৰ একজিকিউটিভ চীফ মিচেচ ইনেস ফ্ৰাদিৰ সৈতেও সাক্ষাত কৰে ।নতুন ফাৰ্মাটিউকেল পণ্যৰ পঞ্জীভুক্ত কৰাৰ পদ্ধতি সৰলীকৰণ কৰাৰ বাবে আলোটনা কৰা হয় ।

চেন্টাৰ ফৰ ইছলাম ষ্টাডি আৰু ডেমোন্স্ট্ৰেচিৰ দ্বাৰা আয়োজিত এক আলোচনা চক্ৰত সচিব(পূৰ) ওয়াধা শিক্ষাবিদ আৰু ৰাজনৈতিক বিশেষজ্ঞ সকলৰ সৈতে মিলিত হয় আৰু টিউনিচিয়াৰ ব্যৱসায়িক সভা কনেকট(CONECT) আয়োজিত সভাই টিউনিচিয়া উদ্যোগপতি সকলৰ সৈতে মিলিত হয় ।

টিউনিচিয়াৰ জেৰবায়(Djerbe)সাময়িকভাৱে স্থানান্তৰিত টিৰপোলিৰ ভাৰতীয় দূতাবাসৰ কৰ্মকৰ্তা সকলৰ সচিব(পূৰ)ৰ সৈতে মিলিত হয় আৰু পৰিস্থিতি সম্পৰ্কে অৱগত কৰে ।

টিউচিন

১ মে ২০১৫